

502

**শিক্ষনত তথ্য আৰু
যোগাযোগ প্রযুক্তি**

ৱৰক - 3

পাঠগোট - 12

গোট 12 : কম্পিউটারৰ সহায়ত শিকন

গাঁথনি

- 12.0 পাতনি
- 12.1 শিকন উদ্দেশ্যসমূহ
- 12.2 কম্পিউটার
 - 12.2.1 কম্পিউটার কি?
 - 12.2.2 কার্যকৰী গোটসমূহ
 - 12.2.3 প্রধান উপাদানসমূহ
 - 12.2.4 কম্পিউটারৰ প্রকাৰ
 - 12.2.5 কম্পিউটারৰ ব্যৱহাৰ
- 12.3 শিকনৰ উৎস হিচাপে কম্পিউটার
 - 12.3.1 ইণ্টাৰনেট আৰু ৱেব
 - 12.3.2 ইণ্টাৰনেট-ভিত্তিক শিকন
- 12.4 কম্পিউটারৰ সহায়ত শিকন
 - 6.4.1 কম্পিউটারৰ সহায়ত দিয়া শিকনৰ ধৰণসমূহ
 - 6.4.2 কম্পিউটারৰ সহায়ত দিয়া শিকনৰ বাবে পৰিকল্পনা
- 12.5. সংক্ষিপ্ত কৰোঁ আহক
- 12.6 আপোনাৰ শিকন মূল্যায়নৰ বাবে আহি উত্তৰ
- 12.7 সহায়কাৰী পঠন আৰু প্ৰসংগপুঁথি
- 12.8 গোট-অস্তিম অনুশীলনী

12.0 পাতনি

শ্ৰেণীকোঠাত শিকাওতে আপুনি কি কৰে সেইটো মনত পেলাওকচোন। আপুনি শ্ৰেণীটোৰ বাবে এটা পৰিকল্পনা কৰে; বিভিন্ন ক্ৰিয়াকলাপ কৰাৰ বাবে আৱশ্যকীয়

শিকনত তথ্য আৰু যোগাযোগ প্ৰযুক্তি

সামগ্ৰীবোৰ যোগাৰ কৰে। শিকন কৰোঁতে, ব্যাখ্যা কৰোঁতে, প্ৰদৰ্শন কৰোঁতে, প্ৰশ্ন সোধতে, ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিওতে, দলীয় ত্ৰিয়াকলাপ কৰোঁতে ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা মূল্যায়ন আদি নানান কাৰ্য কৰোঁতে ছাত্ৰ-ছাত্ৰীসকলক ব্যস্ত ৰাখে।

শিক্ষণ-শিকন প্ৰক্ৰিয়াটো এক অতি জটিল প্ৰক্ৰিয়া, য'ত শিক্ষকৰ যথেষ্ট প্ৰচেষ্টা আৰু দায়িত্বৰ প্ৰয়োজন হয়। সেইবাবে, এইটো শুনি আচৰিত হ'ব নেলাগে যে অতি ভাল শিক্ষক এগৰাকীয়েও কেতিয়াবা তেওঁ নিজে আশা কৰা ধৰণে ফল নাপায়।

অৱশ্যে, প্ৰযুক্তিৰ প্ৰয়োগ, বিশেষকৈ শিক্ষণ-শিকনত কম্পিউটাৰৰ প্ৰয়োগৰ প্ৰভাৱত পৰম্পৰাগত শিক্ষণ পদ্ধতিবোৰৰ যথেষ্ট পৰিৱৰ্তন সাধন হৈছে। শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকাৰ আমূল পৰিৱৰ্তন সাধন হৈছে। শ্ৰেণীকোঠাৰ শিকন প্ৰক্ৰিয়াবোৰ শিকাৰ-কেন্দ্ৰিক হৈ পৰিছে য'ত শিকনৰ দায়িত্ব শিকাৰৰ ওপৰতে ন্যস্ত কৰা হৈছে। এতিয়া শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকা ‘জ্ঞান প্ৰেৰক’ৰ পৰা ‘জ্ঞানৰ মেণ্ট’ৰ লৈ আৰু ‘শিকনৰ সহায়কাৰী’ লৈ পৰিৱৰ্তন হৈছে। শিকনৰ সহায়কাৰী বা মেণ্টৰ হিচাপে আপোনাৰ কৰিবলগীয়া কাম হৈছে, ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিকনৰ বাবে প্ৰয়োগ কৰিবলগীয়া অভিজ্ঞতা আৰু তথ্যবোৰৰ উৎসসমূহ বিচাৰি উলিওৱাত তেওঁলোকক পৰিচালিত কৰা। এই প্ৰসংগত, শিকনৰ বাবে বিভিন্ন উৎস ঢুকি পোৱাত আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰাত তথা সেইবোৰৰ কাৰ্য্যকৰণ কৰাত কম্পিউটাৰৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। সেইবাবেই, শিক্ষক হিচাপে আপুনি কম্পিউটাৰৰ বিষয়ে মৌলিক জ্ঞান আহৰণ কৰিব লাগে তথা শ্ৰেণীকোঠাত ইয়াক ব্যৱহাৰ কৰা কৌশলটো আহৰণ কৰিব লাগে। এই গোটটোত, কম্পিউটাৰৰ মৌলিক ধাৰণাৰ বিষয়ে তথা কম্পিউটাৰৰ সহায়ত কৰা শিকনৰ বিভিন্ন ধৰণবোৰত কম্পিউটাৰৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হৈছে। এই গোট অধ্যয়ন কৰি ধাৰণাবোৰ বুজিবলৈ আপোনাক কমেও ৪ (আঠ) ঘণ্টা সময় লাগিব।

12.1 শিকন উদ্দেশ্যসমূহ

এই গোটটো সম্পূৰ্ণ কৰাৰ পাছত আপুনি তলত দিয়া দিশকেইটাত সক্ষম হ'ব—

- কম্পিউটাৰৰ বিভিন্ন উপাদানবোৰ চিনান্ত কৰিবলৈ
- কম্পিউটাৰ চলোৱাৰ দক্ষতাৰ বিকাশ ঘটাবলৈ
- শ্ৰেণীকোঠাত কম্পিউটাৰৰ ভূমিকা বুজি পাৱলৈ
- ইণ্টাৰনেট ব্যৱহাৰ কৰি বিভিন্ন তথ্য সংগ্ৰহ আৰু বিনিময় কৰিবলৈ
- কম্পিউটাৰৰ সহায়ত কৰা শিকনৰ বিভিন্ন ধৰণবোৰ প্ৰয়োগ কৰিবলৈ





টোকা

12.2 কম্পিউটাৰ

আজিৰ যুগত কম্পিউটাৰৰ ব্যাপক প্ৰসাৰ দেখা যায়। আমি দোকান, ৰেল ট্ৰেচন, বেংক, ভিন ভিন কাৰ্যালয়ত কম্পিউটাৰ দেখা গাঁওঁ। বিভিন্ন স্থানত কম্পিউটাৰ ব্যৱহাৰ বিভিন্ন। জটিল গাণিতিক আৰু পৰিসাংখ্যিক গণনা কৰিবলৈ, বিল প্ৰস্তুত কৰোতে, দোকান-অফিচৰ গাণিতিক হিচাপ বাখোতে, ৰেল-বাছৰ আসন আৰক্ষণত, চিকিৎসাৰ বিভিন্ন টেষ্ট আৰু অস্ত্রপচাৰ কৰাত, বিভিন্ন দিশৰ তথ্য সংগ্ৰহ আৰু প্ৰেৰণ কৰাত কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। গতিবেগ, দক্ষতা আৰু যথাৰ্থতা আদিৰ দৰে বৈশিষ্ট্যবোৰ থকাৰ বাবে কম্পিউটাৰক বহলভাৱে ব্যৱহাৰ কৰা হয়। শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ শ্ৰেণীকোঠাতো ই নিজৰ স্থান অধিকাৰ কৰিছে। শিক্ষক হিচাপে, শিকাৰসকলৰ সুবিধাৰ বাবে আপুনি কম্পিউটাৰৰ কাম আৰু ব্যৱহাৰ সম্পর্কে সচেতন হোৱাটো প্ৰয়োজন।

12.2.1 কম্পিউটাৰ কি?

কম্পিউটাৰ হ'ল এবিধি বৈদ্যুতিন যন্ত্ৰ, যিয়ে ইনপুট হিচাপে তথ্য গ্ৰহণ কৰে, নিৰ্দেশনা অনুযায়ী (প্ৰগ্ৰেম) তথ্যবোৰৰ ওপৰত কাৰ্য কৰে, ফলাফল (আউট পুট) দিয়ে আৰু এই ফলাফলবোৰ সংৰক্ষণ কৰে। গাণিতিক তথা অগাণিতিক (পাটিগণিত আৰু যুক্তিশাস্ত্ৰ) গণনা- এই দুয়োবিধি কাৰ্যকৰে কম্পিউটাৰে কৰিব পাৰে।



12.1 চিত্ৰত দেখুওৱা কম্পিউটাৰটোৱে ইয়াৰ আকাৰ আৰু প্ৰস্তুতকাৰী নিৰ্বিশেষে তলত উল্লেখ কৰা পাঁচটা কাৰ্য সম্পাদন কৰে।

1. ই ইনপুট হিচাবে তথ্য বা নিৰ্দেশনা গ্ৰহণ কৰে।
2. তথ্য সংৰক্ষণ কৰে


3. ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুযায়ী তথ্যৰ প্ৰক্ৰিয়া কৰে
4. আউটপুট হিচাপে ফলশ্ৰুতি প্ৰদান কৰে।
5. কম্পিউটাৰৰ আভ্যন্তৰীণ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে।




এতিয়া আমি এই সকলো কাৰ্যৰ বিষয়ে আলোচনা কৰোঁ আহক—

1. **ইনপুট (Input)** : এইটো হৈছে কম্পিউটাৰত কোনো তথ্য আৰু প্ৰগ্ৰাম ভৰোৱা প্ৰক্ৰিয়া। আপুনি জনা উচিত যে অন্যান্য মেচিন বা যন্ত্ৰৰ দৰে কম্পিউটাৰো কেৱল এটা ইলেক্ট্ৰনিক যন্ত্ৰহে। অন্যান্য যন্ত্ৰৰ দৰেই কেঁচা সামগ্ৰী হিচাবে ইয়াত বিভিন্ন তথ্য প্ৰদান কৰা হয় আৰু প্ৰক্ৰিয়াকৰণৰ দ্বাৰা ই ফলশ্ৰুতি (Output) হিচাবে প্ৰক্ৰিয়াকৃত তথ্যসমূহ প্ৰদান কৰে। তলৰ 12.1 চিত্ৰত কম্পিউটাৰৰ কাৰ্য সম্পাদন প্ৰক্ৰিয়া দেখুওৱা হৈছে।

প্ৰগ্ৰাম বা তথ্য



2. **সংৰক্ষণ** : তথ্য আৰু নিৰ্দেশনা সমূহ স্থায়ীভাৱে সংৰক্ষণ কৰি ৰখাটোকে সংৰক্ষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। প্ৰকৃত প্ৰক্ৰিয়াকৰণ আৰম্ভ কৰাৰ আগতে তথ্যসমূহ নিশ্চিতভাৱেই কম্পিউটাৰত ভাৰাৰ লাগে আৰু সংৰক্ষণ কৰিব লাগিব। আনহাতেদি প্ৰক্ৰিয়াকৰণৰ পিছৰ পৰ্যায়তো ফলশ্ৰুতিসমূহ (Out comes) ভৱিষ্যতে প্ৰয়োজন অনুযায়ী ব্যৱহাৰ কৰিবৰ বৰে সংৰক্ষণ কৰিব লগা হয়। ইয়াৰ বাহিৰেও তথ্যৰ প্ৰক্ৰিয়াকৰণ প্ৰক্ৰিয়া চলি থকা অৱস্থাত কিছুমান অন্তৱৰ্তী তথ্য সংৰক্ষণ এককত সংৰক্ষণ কৰিব লগা হয়। এইটো হৈছে কম্পিউটাৰৰ এক বিশেষ বৈশিষ্ট্য, যিটো অন্যান্য যন্ত্ৰৰ ক্ষেত্ৰত সন্তুৰ নহয়। এই সংৰক্ষণ নিৰ্ধাৰণ একক বা প্ৰাথমিক সংৰক্ষণ কেন্দ্ৰৰ ওপৰত উল্লেখ কৰা কাৰ্যসমূহৰ সম্পাদনৰ বাবে প্ৰস্তুত কৰা হয়। ই তথ্য আৰু নিৰ্দেশনাসমূহ সংৰক্ষণ কৰি ৰাখে।



টোকা

3. **তথ্যৰ প্ৰক্ৰিয়াকৰণ** (Information processing) : কম্পিউটাৰে সম্পাদন কৰা গাণিতিক আৰু যুক্তিপূৰ্ণ কাৰ্যসমূহক তথ্যৰ প্ৰক্ৰিয়াকৰণ বুলি কোৱা হয়। কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ এককে চিপিইউ (Centrel Processing Unit) সংৰক্ষণ এককৰ পৰা তথ্য সংগ্ৰহ আৰু নিৰ্দেশনা সংগ্ৰহ কৰে আৰু নিৰ্দেশনা অনুযায়ী আৰু তথ্যৰ প্ৰকৃতি অনুযায়ী সকলো প্ৰকাৰৰ গণনা কাৰ্য সম্পাদন কৰে। এইদৰে প্ৰক্ৰিয়াকৃত তথ্যসমূহ পুনৰ সংৰক্ষণ এককলৈ পঠোৱা হয়।

4. **ফলশ্ৰুতি** (Output) : প্ৰয়োজনীয় তথ্য লাভৰ বাবে তথ্যৰ প্ৰক্ৰিয়াকৰণৰ যোগেদি ফলাফল লাভ কৰা ব্যৱস্থাক ফলশ্ৰুতি বুলি কোৱা হয়। প্ৰক্ৰিয়াকৰণৰ পিছত লাভ কৰা এই ফলশ্ৰুতিসমূহো কম্পিউটাৰৰ অভ্যন্তৰত পুনঃ প্ৰক্ৰিয়াকৰণৰ যোগেদি পাঠনযোগ্য কৰি তুলিবৰ বাবে সংৰক্ষণ কৰা হয়।

5. **নিয়ন্ত্ৰণ কেন্দ্ৰ** (Control unit) : ওপৰত উল্লেখ কৰা সকলো (ইনপুট), প্ৰক্ৰিয়াকৰণ (Processing) আৰু ফলশ্ৰুতি (Out come) ইত্যাদি সকলো কাৰ্য এককৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ই কম্পিউটাৰৰ অভ্যন্তৰত সকলো প্ৰক্ৰিয়া পৰ্যায় ত্ৰুটিৰ সম্পাদন কৰে।

E. 1 : কম্পিউটাৰক কিয় তথ্য প্ৰক্ৰিয়াকৰী বুলি কোৱা হয়?

E. 2 : কম্পিউটাৰ এটাৰ সংৰক্ষণ কেন্দ্ৰ নাথাকিলে কি কি অসুবিধা হ'ব?

12.2.2 কাৰ্যসম্পাদন গোট :

আগৰ অংশত উল্লেখ কৰা ধৰণে বিভিন্ন কাৰ্যসমূহ সম্পাদনৰ বাবে কম্পিউটাৰৰে বিভিন্ন এককসমূহৰ মাজত কামসমূহ বিতৰণ কৰা হয়। কম্পিউটাৰৰ কাৰ্য সম্পাদনৰ সমগ্ৰ যুক্তিপূৰ্ণ প্ৰক্ৰিয়াক তিনিটা ভাগত ভাগ কৰা হৈছে। এই ভাগসমূহ হৈছে— (1) গাণিতিক একক (ALU- Arithmatic and Logical Unit) (2] নিয়ন্ত্ৰণ একক (CU- Control Unit) আৰু (3) কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ একক। (CPU)

(i) **গাণিতিক যুক্তিপূৰ্ণ কেন্দ্ৰ** : আপুনি কম্পিউটাৰত নিবেশ (ইনপুট) আহিলাসমূহৰ সহায়ত তথ্য প্ৰদান কৰাৰ পিচত এই তথ্যসমূহ প্ৰাথমিক সংৰক্ষণ এককত সংৰক্ষিত হয়। কম্পিউটাৰত তথ্য আৰু নিৰ্দেশনাসমূহৰ প্ৰকৃত প্ৰক্ৰিয়াকৰণ গাণিতিক যুক্তিপূৰ্ণ এককৰ(ALU) দ্বাৰা সম্পাদিত হয়। এই ALU দ্বাৰা সম্পাদন কৰা কাৰ্যসমূহ হৈছে যোগ, পূৰণ, হৰণ কৰা, যুক্তি দিয়া আৰু তুলনা কৰা। প্ৰয়োজন অনুযায়ী সংৰক্ষণ এককৰ পৰা তথ্য সমূহ ALU লৈ স্থানান্তৰ কৰা হয়। প্ৰক্ৰিয়াকৰণ কৰাৰ পিছত ফলশ্ৰুতিসমূহ পুনৰ সংৰক্ষণ এককলৈ পুনৰ প্ৰক্ৰিয়াকৰণ বা সংৰক্ষণৰ বাবে পুনৰ ঘূৰি আহে।

(ii) নিয়ন্ত্ৰণ একক (Control unit) : কম্পিউটাৰৰ দ্বিতীয় উপাদান হৈছে নিয়ন্ত্ৰণ একক। ই এজন তত্ত্বার্থায়কৰ দৰেই কম্পিউটাৰৰ বিভিন্ন অংশসমূহে সুচাৰুৰূপে কাম কাজ কৰিছে নে নাই সেইবোৰ এই এককে চোৱা-চিতা কৰে। নিয়ন্ত্ৰণ এককে কম্পিউটাৰ প্ৰগ্ৰাম আৰু নিৰ্দেশনা কাৰ্য সম্পাদনৰ ক্ষেত্ৰত ত্ৰুটি নিৰ্ধাৰণ কৰে। এই ক্ষেত্ৰত প্ৰক্ৰিয়াকৃত প্ৰগ্ৰামসমূহ — মেম’ৰিত সংৰক্ষিত কৰি, নিৰ্দেশনাৰ তাৎপৰ্য ব্যাখ্যা কৰি এইবোৰ অন্যান্য এককলৈ নিৰ্দেশ প্ৰদান কৰি কম্পিউটাৰে প্ৰগ্ৰামসমূহ কাৰ্যকৰী কৰা হয়। সমান্তৰালভাৱে বিভিন্ন ব্যৱহাৰকাৰীয়ে কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময়ত ই এখন চাইনব’ডৰ দৰে ব্যৱহাৰ কৰে। এইদৰেই ই ইনপুট আৰু ফলশ্ৰুতিৰ লগত জড়িত হৈ কম্পিউটাৰৰ প্ৰাণীয় আহিলাসমূহৰ মাজত সমন্বয় বক্ষা কৰে। আগৰ অংশত উল্লেখ কৰা কম্পিউটাৰৰ সকলো কাৰ্যক ই পৰিচালনা কৰে।



টোকা

কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ একক (CPU-Central Processing Unit) :


কম্পিউটাৰৰ ALU আৰু CU ক একেলগে কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ একক বুলি কোৱা হয়। ইয়াক আপুনি কম্পিউটাৰৰ মস্তিষ্ক বুলি ক’ব পাৰে, কাৰণ কম্পিউটাৰে গ্ৰহণ কৰা সকলো প্ৰকাৰৰ সিদ্ধান্ত গ্ৰহণ, সকলো প্ৰকাৰৰ গণনা কাৰ্য আৰু বিভিন্ন কাৰ্যৰ সক্ৰিয়াকৰণ আৰু নিয়ন্ত্ৰণৰ মাধ্যমেৰে কম্পিউটাৰৰ বিভিন্ন কামসমূহ ই পৰিচালিত কৰে। আনকথাত CPU যে কম্পিউটাৰক প্ৰদান কৰা নিৰ্দেশৰ ব্যাখ্যাকৰণ আৰু কাৰ্যকৰীকৰণৰ এক আহিলা হিচাবে কাৰ্য সম্পাদন কৰে।

E. 3 : শুন্দি উত্তৰটো বাছি উলিওৱা:

- গাণিতিক আৰু যৌক্তিক প্ৰযুক্তিপূৰ্ণ কাৰ্য সম্পাদন ব্যৱস্থাক।
 - ALU
 - CPU
 - PC
 - Processing
 বুলি কোৱা হয়।
- ALU আৰু CU-ক যৌথভাৱে..... জনা যায়।
 - RAM
 - ROM
 - CPU
 - ইয়াৰ এটাও নহয়।
- প্ৰযোজনীয় তথ্য লাভৰ বাবে কম্পিউটাৰত প্ৰদান কৰা তথ্যৰ ফলাফল লাভ প্ৰক্ৰিয়াক — বোলে।
 - ফলশ্ৰুতি (Output)
 - ইনপুট (Input)
 - প্ৰক্ৰিয়াকৰণ (Processing)
 - সংৰক্ষণ (Control)

12.2.3 কম্পিউটাৰৰ মুখ্য উপাদান সমূহ :

কম্পিউটাৰৰ সকলো উপাদানক বহলভাৱে দুটা অংশত ভাগ কৰিব পাৰি, যেনে-হার্ডৱেৰ আৰু চফটৱেৰ। কম্পিউটাৰ হার্ডৱেৰ উপাদানসমূহে ইয়াৰ আভ্যন্তৰীণ আৰু প্ৰাণীয় অংশৰ স্পৰ্শ কৰিব পৰা বিভিন্ন আহিলাসমূহক বুজায়। অৰ্থাৎ হার্ডওৱেৰ হৈছে



টোকা

কম্পিউটাৰৰ ভৌতিক অংশ। আনহাতেদি চফ্ট্ৰেৰ হৈছে কম্পিউটাৰ প্ৰগ্ৰাম আৰু প্ৰগালী, যিবিলাকে ইয়াৰ ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰে। ইয়াৰ অৰ্থ হৈছে চফ্ট্ৰেৰ সমূহ এনে কিছুমান প্ৰগ্ৰাম, যিবিলাকে কম্পিউটাৰক ‘বুদ্ধি’ প্ৰদান কৰে।

কম্পিউটাৰৰ হাৰ্ডৱেৰ অংশসমূহ হৈছে কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ এক (চিপিইউ)কে ধৰি, মাইক্ৰচিপচ আৰু মাইক্ৰ চাৰকুইট, কীব'ড, মণিটৰ, মাউচ, ড্ৰাইভ (ফল্পী, চিডি, ডিভিডি আৰু অপ্টিকেল)। অন্যান্য প্ৰান্তীয় উপাদানসমূহ হৈছে প্ৰিণ্টাৰ, মডেল, ডিজিটেল কেমেৰা, আৰু কাৰ্ড (শব্দ, বং আৰু ভিডিও) ইত্যাদি। এটা কম্পিউটাৰৰ উপাদানসমূহ বিভিন্ন শ্ৰেণীৰ হ'ব পাৰে। যেনে -

(i) ইনপুট আহিলা (ii) চিপিইউ CPU (iii) সংৰক্ষণ আহিলা আৰু (iv) ফলশৰ্তি আহিলা।

(1) **ইনপুট আহিলা :** এটা কম্পিউটাৰে বাহ্যিক পৰিৱেশৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিলেহে ই উপযোগী হৈ উঠে। আপুনি কম্পিউটাৰত কাম কৰোতে কম্পিউটাৰত আপোনাৰ তথ্যসমূহ কিছুমান আহিলাৰ দ্বাৰা ভৰাই দিয়া হয়। এই আহিলাসমূহক ইনপুট আহিলা বুলি কোৱা হয়। মুখ্য ইনপুট আহিলা হৈছে মাউচ (mouse) আৰু কী-ব'ড (Key board)। আমাৰ তথ্যসমূহ কম্পিউটাৰে বুজিব পৰা তথ্যলৈ পৰিবৰ্তন কৰিবৰ বাবেই ইনপুট আহিলা সমূহৰ প্ৰয়োজন হয়। এটা ভাল ইনপুট আহিলাই সময় উপযোগী, সঠিক আৰু প্ৰয়োজনীয় তথ্য মূল মেমৰিলৈ প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰেৰণ কৰে। অতি প্ৰয়োজনীয় আৰু আহিলাসমূহ হৈছে—

— **কী ব'ড (Key board) :** কী ব'ড সকলো কম্পিউটাৰৰ লগত থকা ইনপুট আহিলা। সাধাৰণভাৱে কী-ব'ড পুৰণা টাইপ ৰাইটাৰৰ লগত একে। ইয়াত অতিৰিক্ত ভাৱে কিছুমান বিশেষ নিৰ্দেশ প্ৰদান কৰে আৰু ইয়াত কাৰ্য সম্পাদন ‘কী’ (Key) থাকে। ইয়াত মুঠ 101টাৰ পৰা 104টা কী (Key) থাকে। সাধাৰণ এটা কম্পিউটাৰত ব্যৱহাৰ কৰা কী ব'ড (Key board) তলৰ 12.3 নং চিৰত দেখুওৱা হৈছে। কম্পিউটাৰত আপুনি তথ্য প্ৰদানৰ বাবে উপযুক্ত ‘কী’ টিপিব লাগিব। কম্পিউটাৰে নিৰ্ধাৰিত ‘কী’-ৰ দ্বাৰা প্ৰেৰিত ইলেক্ট্ৰিক সংকেত চিনান্ত কৰিব পাৰে আৰু ইয়াৰ ভিত্তি নিৰ্ধাৰিত কাৰ্যসম্পাদন কৰে।

মাউচ (Mouse) : চিৰি 12.3ত দেখুৱা মাউচ হৈছে আমাৰ ব্যক্তিগত কম্পিউটাৰত (Personal Computer) ব্যৱহাৰ ইনপুট আহিলা। ই ইয়াৰ তলত থকা এটা সৰু বলৰ ওপৰত ঘূৰি থাকে আৰু ইয়াৰ ওপৰৰ ভাগত দুটা বা তিনিটা সৰু বুটাম থাকে। আপুনি যেতিয়া সমান ঠাইত মাউচটো ঘূৰায় তেতিয়া কম্পিউটাৰ পৰ্দাত ‘কাৰ’

শিকন্ত তথ্য আৰু যোগাযোগ প্ৰযুক্তি

(৮) চিনটো নিয়ন্ত্ৰণ হয়। এই কাৰ (৮) চিনটো মাউচৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি আপুনি কম্পিউটাৰত যিকোনো কাম দ্রুততাৰে কৰিব পাৰে।



চিত্ৰ 12.3

2. কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ একক (CPU) : কম্পিউটাৰৰ মূল অংশ হৈছে কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ একক (CPU)। কম্পিউটাৰৰ আভ্যন্তৰীণ সকলো কাম-কাজৰ দায়িত্ব এই CPU-এ প্ৰহণ কৰে। কম্পিউটাৰৰ সকলো আভ্যন্তৰীণ আৰু বাহ্যিক আহিলা আৰু গাণিতিক আৰু যুক্তিপূৰ্ণ কাম সম্পাদন ইত্যাদি সকলো কাম এই CPU-ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। চিত্ৰত নং 12.4ত এটা CPU দেখুওৱা হৈছে।



চিত্ৰ 12.4


3. সংৰক্ষণ আহিলা CPU : এ কম্পিউটাৰ এটাৰ কাম পৰিচালিত কৰিবৰ বাবে প্ৰদান কৰিবলগীয়া মূল নিৰ্দেশনাসমূহ বহন কৰি ৰাখে যদিও ইয়াৰ বিভিন্ন প্ৰগ্ৰেম বা অন্যান্য তথ্যসমূহ স্থায়ীভাৱে সংৰক্ষণৰ ক্ষমতা নাই। মানুহৰ মস্তিষ্কৰ দৰেই কম্পিউটাৰত আভ্যন্তৰীণ ভাৱে গাণিতিক আৰু যুক্তিপূৰ্ণ কাৰ্য সম্পাদনৰ বাবে আৰু বৃহৎ সংখ্যক তথ্য সংৰক্ষণৰ বাবে তথা তথ্যসমূহ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় প্ৰগ্ৰেম সমূহৰ সংৰক্ষণ কেন্দ্ৰ আছে। ইয়াক কম্পিউটাৰ ‘মেমৰি’ বুলি কোৱা হয়। ইয়াৰ বাহিৰেও কম্পিউটাৰত



টোকা

ব্যৱহাৰ কৰা তথ্যসমূহ আৰু কিছুমান পন্ড্ৰাইভ জাতীয় গৌণ আহিলাতো সংৰক্ষণ কৰা হয়। যিবিলাক কম্পিউটাৰৰ বাহিৰত সংৰক্ষণ কৰা হয় আৰু আৰু কম্পিউটাৰতো ব্যৱহাৰ কৰিব পৰা যায়। কম্পিউটাৰত দুই প্ৰকাৰৰ মেমৰি থাকে, প্ৰথমবিধি হৈছে RAM আৰু দ্বিতীয়বিধি হৈছে ROM। আনহাতেদি গৌণ মেমৰি হৈছে হার্ডডিস্ক অপ্টিকেল ডিস্ক, CD-R, CD-RW, DAD-R, DVD-RW পেন-ড্ৰাইভ, জিপ্ ড্ৰাইভ, মে'মৰি কাৰ্ড ইত্যাদি।

E. 4 : তলৰ কম্পিউটাৰৰ চিত্ৰত নম্বৰ অনুযায়ী বিভিন্ন অংশসমূহৰ নাম লিখা।



12.2.4 কম্পিউটাৰৰ প্ৰকাৰ :

আপুনি কম্পিউটাৰ বেংক, ৰে'ল ষ্টেচন, লাইব্ৰেৰী ইত্যাদি অনেক ঠাইত ব্যৱহাৰ কৰা দেখিছে। এই কম্পিউটাৰসমূহৰ মে'মৰি, আকাৰ আৰু কৰ্মদক্ষতা বেলেগ বেলেগ প্ৰকাৰৰ। কম্পিউটাৰসমূহক ইয়াৰ কাৰ্য সম্পাদনৰ নীতি, আকাৰ আৰু ৱেগ অনুযায়ী বিভিন্ন ভাগত ভাগ কৰা হৈছে। শ্ৰেণী পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰা বিভিন্ন কম্পিউটাৰসমূহ হৈছে—

(1) **মাইক্ৰো কম্পিউটাৰ (Micro computer) :** দ্রুততা আৰু সংৰক্ষণ ক্ষমতাৰ দিশৰ পৰা একেবাৰে নিম্নতম স্থানত ইয়াৰ চি.পি.ইউ CPU টো এটা মাইক্ৰোপ্ৰচেচৰ। প্ৰথম মাইক্ৰো কম্পিউটাৰ 8 বিট মাইক্ৰোপ্ৰচেচৰ চিপচৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল। আমি ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা কম্পিউটাৰ PC সমূহ এই মাইক্ৰো কম্পিউটাৰৰ অন্তৰ্ভুক্ত। এই (Personal computer) সমূহ অনেক সংখ্যক ইনপুট আৰু আউটপুট, আহিলাৰ অনুকূল। প্ৰথম অৱস্থাত প্ৰস্তুত কৰা 4-বিচ্ চিপচ বৰ্তমান 16বিট আৰু 32 বিট যুক্ত। এই মাইক্ৰো কম্পিউটাৰৰ উদাহৰণ IBM PC, PC-AT ইত্যাদি।

(2) **মিনি কম্পিউটাৰ (Mini Computer):** এই মিনি কম্পিউটাৰসমূহ একে

সময়তে একাধিক ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰাৰ বাবে অনুকূল। এইবোৰ অধিক সংৰক্ষণ আৰু দ্রুততাৰে কাম কৰাৰ ক্ষমতাযোগ্য। এই মিনি কম্পিউটাৰৰ মুখ্য বৈশিষ্ট্য হৈছে বহুজনে ইয়াক একে সময়তে ব্যৱহাৰ কৰিব পাৰে। কোনো সংগঠনত বৃহৎ সংখ্যক তথ্য প্ৰক্ৰিয়াকৰণৰ বাবে এই কম্পিউটাৰ সাধাৰণতে ব্যৱহাৰ কৰা হয়। এই কম্পিউটাৰে লেন লোকেল এৰিয়া নেটৱৰ্ক, (LAN) চাৰ্টাৰ হিচাপেও কাম কৰে।



টোকা

(3) মেইন ফ্ৰেম (Main-frame): এই কম্পিউটাৰসমূহ মে'মৰিৰ দিশৰ পৰা মিনি কম্পিউটাৰতকৈ সাধাৰণতে বৃহৎ অধিক দ্রুতভাৱে কাম কৰিব পাৰে আৰু ইয়াৰ সংৰক্ষণ ক্ষমতা অধিক। একে সময়তে এই কম্পিউটাৰ একাধিক ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে অনেক বৃহৎ সংগঠন, যেনে - বেংক, বীমা, প্ৰতিৰক্ষা আৰু অনেক বিভাগত কেন্দ্ৰীয়, ডাটাবেচ হিচাবে ইয়াক ব্যৱহাৰ কৰা হয়। অন্যান্য কম্পিউটাৰৰ তুলনাত প্ৰক্ৰিয়াকৰণৰ ক্ষমতা উচ্চ। এই কম্পিউটাৰসমূহো একাধিক প্ৰক্ৰিয়াকৰণৰ কৌশলযুক্ত। শ শ মাইক্ৰো প্ৰচেচৰৰ মাজত আন্তঃসম্পর্ক স্থাপনৰ যোগেদি এই কম্পিউটাৰ তৈয়াৰ কৰা হয়। বতৰৰ পূৰ্বাভাষ, বায়মেডিকেল, বিমট চেষ্টি, এয়াৰ ক্ৰাফ্ট আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ আন ক্ষেত্ৰসমূহত ইয়াত ব্যৱহাৰ কৰা হয়।

E. 5 : আপুনি দেখা অন্য লোকসকলে ব্যৱহাৰ কৰা কম্পিউটাৰসমূহ কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত ?

E. 6 : শ্ৰেণীকক্ষত আপুনি কেনেধৰণৰ কম্পিউটাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন ?

কাৰ্যাবলী -1


এটা কম্পিউটাৰৰ বিভিন্ন অংশসমূহ পৰ্যবেক্ষণ কৰক। কী-ব'র্ডত (Key board) থকা বিভিন্ন 'কী' সমূহ চিনান্ত কৰক আৰু কম্পিউটাৰৰ জ্ঞান থকা এজন ব্যক্তিৰ সহায়ত ইয়াত বিভিন্ন কাৰ্য সম্পাদনৰ বাবে চেষ্টা কৰক।

12.2.5 : কম্পিউটাৰৰ ব্যৱহাৰ :

আপোনালোকে কম্পিউটাৰত বিভিন্ন কাৰ্য সম্পাদনৰ বাবে ইয়াৰ উপযুক্ত ব্যৱহাৰ কৰাৰ প্ৰয়োজন। এটা কম্পিউটাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপুনি তলত দিয়া ধৰণেৰে অগ্ৰসৰ হ'ব লাগিব।

- **কম্পিউটাৰত কাম আৰম্ভ :**

1. পাৱাৰ চাপ্লাইৰ বাবে চুইচ অন্ক কৰক।
2. CPU-ৰ চুইচ্যান্ক কৰক আৰু
3. মণিটৰৰ স্ক্ৰিণৰ চুইচ অন্ক কৰক।



টোকা

- কম্পিউটাৰ বন্ধ কৰা

কম্পিউটাৰ বন্ধ কৰাৰ আগতে প্ৰথমতে কম্পিউটাৰটো আপুনি কাম কৰিবলৈ খুলি লৈ কম্পিউটাৰ স্কিনত মুকলি হৈ থকা প্ৰগ্ৰামসমূহ বন্ধ কৰি ল'ব। ইয়াৰ পিছত

(1) স্টার্ট বুটামটো টিপক


(2) চাটডাউনত ক্লিক কৰক (কম্পিউটাৰ বন্ধ কৰক)

এতিয়া কম্পিউটাৰৰ মণিটোৰ স্কিনত আপুনি তলৰ বিকল্পসমূহ দেখিবলৈ পাৰ। (তলৰ চিত্ৰত চাওক)

— ষ্টেণ্ড বাই

— ছাট ডাউন (বন্ধ কৰা)

— ৰিস্টাৰ্ট (পুনৰ আৰম্ভ)



চিত্ৰ 84

টোকা : বিকল্পসমূহ কম্পিউটাৰ ভেদে কিছু পৃথক পৃথক হয়।

(3) দ্বিতীয় বিকল্পটো নিৰ্বাচন কৰা (চাট ডাউনটোৰ্বন্ধ কৰা)

(4) OKত ক্লিক কৰক।

(5) এতিয়া কম্পিউটাৰ সুৰক্ষিতভাৱে বন্ধ কৰিব পাৰিব বন্ধ হোৱা বাৰ্তা নহালৈকে বাট চাওক।

(6) CPU-টো বন্ধ কৰক।

(7) শেষত পাৱাৰ চাঙ্গাই বন্ধ কৰক।

- মাইক্ৰো চফট ওৱৰ্ড (MSW)ৰ ব্যৱহাৰ :

আপুনি বিভিন্ন প্ৰকাৰে ওৱৰ্ডৰ নতুন ডকুমেণ্ট (document) সৃষ্টি কৰিবলৈ কম্পিউটাৰত থকা ডকুমেণ্ট খুলিব আৰু কোনো ডকুমেণ্ট সংৰক্ষণ কৰিব পাৰে।

- নতুন ডকুমেণ্ট (New documents) সৃষ্টি :

আপুনি তিনিটা পৃথকভাৱে নতুন ডকুমেণ্ট সৃষ্টি কৰিব পাৰিব।



- মেনুবাৰৰ (Menu bar) নতুন ডকুমেণ্ট ক্লিক কৰক।
 - মেনুবাৰৰ পৰা ফাইল (নতুন) নিৰ্বাচন কৰক
 - Ctrl + N টিপক
- কম্পিউটাৰত থকা ডকুমেণ্টসমূহ আপুনি তিনি ধৰণৰে খুলিব পাৰে।
- মেনুবাৰত অপেন পাইল বুটামত ক্লিক কৰক।
 - মেনুবাৰত ফাইল (অপেন) নিৰ্বাচন কৰা।
 - কী-বৰ্ডত Ctrl + O টিপক।
- ডকুমেণ্টৰ নতুন নামকৰণ প্ৰগ্ৰাম ব্যৱহাৰ কৰাৰ সময়ত ওৱাৰ্ড ডকুমেণ্টৰ নতুন নামকৰণ কৰক
- ফাইল/অপেন নিৰ্বাচন কৰি নতুন নাম দিয়ক।
 - নিৰ্ধাৰিত ডকুমেণ্টৰ নামত মণিটৰৰে সোঁহাতে ক্লিক কৰক আৰু চৰ্কাট মেনুৰ পৰা ‘ৰিনেম’ নিৰ্বাচন কৰক।
 - ফাইলটোৰ নতুন নাম লিখিব লাগে আৰু
 - এন্টাৰ (Enter) ‘কী’ (key) টো টিপিব লাগে।

ডকুমেণ্ট সংৰক্ষণ (Save) কৰা :

কম্পিউটাৰত তিনি প্ৰকাৰৰে এটা ফাইল সংৰক্ষণ (চেভ) কৰিব পৰা যায়

- মেনুবাৰত চেভ বুটামটো টিপিব লাগে
- মেনুবাৰৰ পৰা ফাইল/চেভ নিৰ্বাচন কৰিব লাগে
- কী বৰ্ডত টিপিব লাগে।

কম্পিউটাৰ বন্ধ কৰা :

কম্পিউটাৰ বন্ধ কৰিবৰ বাবে আপুনি ফাইলটো চিলেক্ট কৰি বন্ধ কৰা চিনত ক্লিক কৰিব লাগে, অথবা তাত ক্লিক কৰিব লাগে, অথবা স্টেণ্ডোৰ্ড টুলবাৰত বন্ধ কৰা চিনটো দেখা পালে তাত ক্লিক কৰিব লাগে।

পাৰাৰ পইণ্ট প্ৰজেক্টেচন (Power Point Presentation) :

শ্ৰেণীকক্ষত পাঠদান কাৰ্য মনোগ্ৰাহী কৰিবৰ বাবে আৰু শিক্ষার্থীৰ বোধগম্যতাৰ ক্ষেত্ৰত থকা অসবিধাসমূহ দূৰ কৰিবৰ বাবে আপুনি শ্ৰেণীকক্ষত সাধাৰণতে বিভিন্ন চাৰ্ট, প্ৰাফ, মডেল আৰু অন্যান্য আহিলা ব্যৱহাৰ কৰে। বৰ্তমান সময়ত ‘পাৰাৰ পইণ্ট প্ৰজেক্টেচনে শ্ৰেণীকক্ষৰ পাঠদানত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে এই পাৰাৰ পইণ্ট শ্লাইডসমূহ কেনেদৰে প্ৰস্তুত কৰা হয় আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰা



টোকা

হয় সেই সম্পর্কে আপোনাৰ সাধাৰণ ধাৰণা থকাৰ প্ৰয়োজন।

(a) মাইক্ৰচফ্ট পাৰাৰ পইণ্ট প্ৰস্তুতকৰণৰ (Preparation of Microsoft Power Point) :

মাইক্ৰচফ্ট পাৰাৰ পইণ্ট ব্যৱহাৰ কৰিবলৈ যাওঁতে আপুনি প্ৰথমে ট্র্যাচ-ত ক্লিক কৰি পুনৰ মাইক্ৰচফ্ট অফিচত ক্লিক কৰিব লাগিব। ইয়াত আপুনি অনেক বিকল্প দেখিবলৈ পাৰ যেনে - word, excel power point ইত্যাদি। এই বিকল্পবোৰৰ পৰা আপুনি পাৰাৰ পইণ্টত ক্লিক কৰিব। যদি পাৰাৰ পইণ্ট ইতিমধ্যে খোলা আছে বা যদি পাৰাৰ পইণ্ট বক্সটো দেখা নাযায়, তেন্তে মেনুবাৰত আপুনি ফাইলত চিলেক্ট কৰি 'New'ত ক্লিক কৰিব।

(b) শ্লাইড (Slide) ৰ ব্যৱহাৰ

- নতুন শ্লাইড (Slide) তৈয়াৰ কৰক
- আউট লাইন উইণ্ডো (Outline window)ত আপুনি বিচৰা নতুন শ্লাইডৰ নথৰত ক্লিক কৰক।
- মেনুবাৰৰ পৰা নতুন শ্লাইড কৰক অথবা স্টেণ্ডাৰ্ড টুলবাৰত 'New slide'ত ক্লিক কৰক।

উইণ্ডোত 'পেজ লে-আউট' নিৰ্বাচন কৰি OKত টিপক আৰু কোনো ডিজাইন ব্যৱহাৰ কৰক।

কাৰ্যাবলী : 2 :

তলত দিয়া কাৰ্যৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰক-

- (a) আপোনাৰ নামত এটা ওৰড ফাইল প্ৰস্তুত কৰি 'চেভ' কৰিবৰ বাবে
- (b) তিনিটা ওৰড ফাইলৰ তিনিটা নতুন নাম প্ৰদান কৰক। কোনো ডিজাইন টেম্পলেত যোগ কৰিবৰ বাবে বা বৰ্তমান ব্যৱহাৰ কৰি থকা টেম্পল সলনি কৰিবৰ বাবে মেনুবাৰৰ পৰা ফৰমেটপ্ৰিজাইন টেম্পলেত চিলেক্ট কৰিব লাগে। এইদৰে টেম্পলেত চিলেক্ট কৰি 'এপ্লাই'ত ক্লিক কৰিব লাগে।

12.3 : শিকনৰ উৎস হিচাবে কম্পিউটাৰ :

আপুনি শিক্ষাদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়বস্তুধাৰণা সমূহ পাঠ্যপুথি, প্ৰাসংগিক পুথি, বাতৰি কাকত টেলিভিচন ইত্যাদিৰ পৰা সংগ্ৰহ কৰে। এই পাঠ্যপুথি, প্ৰাসংগিক পুথি আৰু অন্যান্য ছপাসামগ্ৰীসমূহ আপোনাৰ বাবে স্বাভাৱিকতে পৰিচিত। কিন্তু বৰ্তমান সময়ত আমি বৃহৎ পৰিমাণৰ তথ্য ৰল্টৰাইদ ৱেব (www) ব্যৱহাৰকৰি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰিব পাৰো। আহক আমি এতিয়া শিকনৰ উৎস হিচাপে ইণ্টাৰনেট আৰু ৱেবক

কিদৰে ব্যৱহাৰ কৰিব পাৰো সেই বিষয়ে আলোচনা কৰোঁ।

12.3.1 : ইণ্টাৰনেট আৰু ৱেব :

আমি সাধাৰণতে ৱল্ড রাইড ৱেব আৰু ইণ্টাৰনেটক একে বুলি ভাৰোঁ। এই দুয়োটা পাৰস্পৰিকভাৱে ঘনিষ্ঠ, সম্পর্কযুক্ত হ'লেও, একে নহয়। এই দুয়োটা সম্পূৰ্ণ পৃথক।

- ইণ্টাৰনেট হৈছে বিকেন্দ্ৰীকৃত ইণ্টাৰনেট (decentralised global net-work)
- ৱেব হৈছে কিছুমান ডকুমেণ্টৰ যিবিলাক আপুনি ইণ্টাৰনেট আৰু ৱেবচাইট চফ্টৱেৰৰ দ্বাৰা সংগ্ৰহ কৰা হয়।

ৱেব চাইটসমূহ ইণ্টাৰনেট চাৰ্ভাৰৰ অন্তৰ্ভুক্ত। আপুনি যেতিয়া ইণ্টাৰনেটৰ লগত সংযোজিত হয়, তেতিয়া আপোনাৰ ৱেব ব্ৰাউজাৰে ইণ্টাৰনেট চাৰ্ভাৰৰ লগত যোগাযোগ কৰে আৰু ইয়াক আপোনাৰ কম্পিউটাৰলৈ আপুনি চাব খোজা ওৱেৰে পেজৰ এটা কপি পঠাবলৈ কয়। আপুনি লিখা ইউনিয়ন বিৰচ ল'কেটৰ (URL) বা ক্লিক কৰা হাইপাৰ লিংকে আপোনাৰ কম্পিউটাৰক কোনটো চাৰ্ভাৰৰ লগত সংযোগ স্থাপন কৰিব লাগে আৰু কোনটো পেজ আপোনাক লাগে তাক কয়।

12.3.2 : ইণ্টাৰনেট ভিত্তিক শিকন (Internate based learning) :

শ্ৰেণী শিকনৰ ক্ষেত্ৰত ইণ্টাৰনেট প্ৰযুক্তিয়ে এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। শ্ৰেণী কক্ষত আপুনি তিনিটা উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰে ইণ্টাৰনেট।

- তথ্য প্ৰযুক্তি হিচাবে ইণ্টাৰনেট।
- আন্তঃক্রিয়াৰ প্ৰযুক্তি হিচাবে ইণ্টাৰনেট।
- সামাজিক প্ৰযুক্তি হিচাবে ইণ্টাৰনেট।

তথ্য প্ৰযুক্তি হিচাপে ইণ্টাৰনেটে আপোনাক বৃহৎ পৰিমাণৰ তথ্য ভাণ্ডাৰ বিভিন্ন ৰূপত প্ৰদান কৰিব পাৰে (যেনে : টোকা, গ্ৰাফিচ, শব্দ আৰু দৃশ্যকৰণ)। ইণ্টাৰনেটক তথ্য প্ৰযুক্তি হিচাবে ব্যৱহাৰ কৰোতে ইয়াক বিভিন্ন উদ্দেশ্যেৰে শিকন পৰিস্থিতিত প্ৰয়োগ কৰা হয়।

- ইণ্টাৰনেটক লাইব্ৰেৰী হিচাপে ব্যৱহাৰ কৰি ছাত্ৰসকলে শ্ৰেণীৰ পিছত বা আগত মুক্তভাৱে বিভিন্ন তথ্য বিচাৰিব পাৰে।
- ইণ্টাৰনেট ব্যৱহাৰ কৰি শিক্ষার্থীৰ বাবে নতুন পাঠ্যপুঁথি প্ৰকাশ কৰিব পাৰে।
- ইলেক্ট্ৰনিক হোৱাইট ব'ৰ্ডৰ সৈতে শ্ৰেণীকক্ষত ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে আৰু সমান্তৰালভাৱে আলোচনাৰ ব্যৱস্থা কৰিব পাৰে।

ধৰি লোৱা হ'ল, আপুনি শ্ৰেণীত গোলকীয় উষ্ণতাৰ বিষয়ে পঢ়াব খুজিছে। এই





টোকা

শিক্ষনত তথ্য আৰু যোগাযোগ প্ৰযুক্তি

ক্ষেত্ৰত উৎকৃষ্ট আন্তক্রিয়াৰ বাবে শ্ৰেণীকাৰ্যৰ আগতে বা মাজত আপুনি শিক্ষার্থীসকলক গোলকীয় উষ্ণতাৰ লগত জড়িত বিভিন্ন ৱেবচাইট চাবৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে, যেনে : www.nrdc.orgwww.globalchange.com ইত্যাদি। এই ক্ষেত্ৰত শিক্ষকেউশিক্ষার্থীয়ে কাৰ্যৰ মাজতে তথ্য সংগ্ৰহৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে।

ইণ্টাৰনেটে শিক্ষার্থী আৰু শিক্ষকসকলৰ মাজত আন্তক্রিয়া আৰু সামাজিকতাৰ মাধ্যম হিচাবে কাম কৰে। ৱেব হ'ব প্ৰযুক্তি, যেনে উইকি ৱিগ, ফেচবুক ইত্যাদি শিক্ষনৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত ইণ্টাৰনেটে পাৰম্পৰিক সহযোগিতা স্থাপন কৰি গুণগত মানদণ্ড ৰক্ষা কৰণ, বিকেন্দ্ৰীকৰণ আৰু বিষয়বস্তুৰ মুক্ততা প্ৰকাশ আৰু পৰিবৰ্তনত সহায় কৰে। এতিয়া গোলকীয় উষ্ণতা বৃদ্ধি বিষয়টোৰ প্ৰসংগলৈ আহো। আপোনাৰ ছাত্ৰসকলে ইণ্টাৰনেটৰ পৰা গোলকীয় উষ্ণতা সম্পর্কে সংগ্ৰহ কৰিব পাৰিব। আৰু Web-2 প্ৰযুক্তিৰ মাধ্যমেৰে আনৰ লগত আদান-প্ৰদান কৰিব পাৰিব। এই ক্ষেত্ৰত ইণ্টাৰনেটক ছাত্ৰসকলৰ মাজত তথ্য সংগ্ৰহ আৰু বিতৰণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়।

ইণ্টাৰনেটৰ পৰা তথ্যৰ সংগ্ৰহ :

আপুনি কোনো ৱেবৰ ঠিকনা জানিলে ইণ্টাৰনেটৰ সহায়ত অতি সহজে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰিব। আনকি আপোনাৰ ওৱেৰ চাইট্ সম্পর্কে কেনো ধাৰণা নাথাকিলেও আপুনি ওৱেৰ পেজ মুকলি কৰি অন্যায়ে প্ৰয়োজনীয় তথ্য বা সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব। এই ক্ষেত্ৰত আপুনি মেনুবাৰত www.google.co.in টাইপ কৰিব লাগিব। যেতিয়া আপুনি Google pageৰ ঠিক তলতে এটুকুৰা আয়ত ক্ষেত্ৰ দেখিব। ইয়াত আপুনি তথ্য লাভ কৰিব বিচৰা বিষয়ৰ নামটো লিখিব আৰু ‘Enter’ কীটো ক্লিক কৰিব। তেতিয়া আপুনি আপোনাৰ বিষয়াৰ লগত সম্পর্কিত বিভিন্ন বিষয় দেখিবলৈ পাৰ। এই ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰয়োজনীয় বিষয়ত দুবাৰ ক্লিক কৰিলেও সম্পূৰ্ণ বিষয়টো দেখিবলৈ পাৰ। আনহাতেদি আপুনি যদি ভৱিষ্যতে ব্যৱহাৰৰ বাবে ইয়াক সংৰক্ষণ কৰিব বিচাৰে তেন্তে আপুনি ফাইললৈ গৈ ‘Save’ ক্লিক কৰি ফাইলৰ নাম টাইপ কৰি আপুনি য'ত ইয়াক ৰাখিব কোজে তাত ৰাখিব পাৰিব। ইয়াৰ পিছত এই ফাইলটো আপোনাৰ কম্পিউটাৰত সংৰক্ষিত হৈ থাকিব আৰু পিছত ইণ্টাৰনেট নোহোৱাকৈ আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব।

কাৰ্যাৱলী - 3

ইণ্টাৰনেটৰ পৰা আপুনি কোনো বিষয়ৰ প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰক, আপোনাৰ কম্পিউটাৰত সংৰক্ষণ কৰক আৰু আপোনাৰ বন্ধুলৈ প্ৰেৰণ কৰক।

12.4 কম্পিউটাৰ সহযোগী শিকন (Computer Co-operative learning) :




শ্ৰেণীকক্ষত শিক্ষণ-শিকন সামগ্ৰীৰ ব্যৱহাৰে শ্ৰেণী শিক্ষণত সহায় কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ মনত শিকনৰ প্ৰতি আগ্ৰহ আৰু কৌতুহলৰ সৃষ্টি কৰে। এই বিষয়ে 6 নং এককৰ ইলক নং 2-3 আলোচনা কৰা হৈছে। বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহৰ বাবে আৰু শিকনৰ ক্ষেত্ৰত সহযোগিতামূলক শিকন সম্ভৱ কৰি তুলিবৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এনেদৰে শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰৰ ব্যৱহাৰক, কম্পিউটাৰ সহযোগী শিক্ষা দান বা নিৰ্দেশনা কেল (CAL) (Computer Assisted learning/Instruction-CAL) বুলি কোৱা হয়। CALৰ উদ্দেশ্য হৈছে শিকনৰ গুণগত মানদণ্ড উন্নত কৰা। এই অংশত আমি শ্ৰেণীকক্ষত কম্পিউটাৰ কিদৰে ব্যৱহাৰ কৰিব পাৰো আৰু শ্ৰেণী শিক্ষণৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো কম্পিউটাৰ সহযোগী শিকন প্ৰগ্ৰেমৰ পদ্ধতি সম্পর্কে আলোচনা কৰোঁ আহক—

12.4.1 : কম্পিউটাৰ সহযোগী শিকন :

প্ৰয়োজন আৰু প্ৰসংগ অনুযায়ী আমি শ্ৰেণীকক্ষত বিভিন্ন ধৰণে কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰো। এটা শিক্ষক কেন্দ্ৰিক শ্ৰেণীকক্ষত শিক্ষাদান কাৰ্য সংগঠিত আৰু শিকন কাৰ্য তলা বন্ধা বিধৰ। এই ধৰণৰ শিক্ষাদান শিকন সামগ্ৰীসমূহ নিৰ্ধাৰিত ক্ৰম অনুযায়ী এটাৰ পিছত এটাকৈ কোনো নিৰাময়মূলক অনুশীলনৰ ব্যৱস্থা নৰখাকৈ প্ৰকাশ কৰা হয়। কিন্তু কম্পিউটাৰ প্ৰযুক্তিৰ বিকাশৰ ফলত আপুনি শ্ৰেণী শিক্ষণক অৰ্থপূৰ্ণ কৰি তুলিবৰ বাবে অনেক নমনীয় ব্যৱস্থাৰে শ্ৰেণী শিক্ষণ কাৰ্য পৰিচালিত কৰিব পাৰে। এই ক্ষেত্ৰত বিভিন্ন CAL প্ৰগ্ৰেম সমূহ তলত উল্লেখ কৰা ধৰণৰ।

(1) অনুশীলন আৰু চৰ্চা : এইটো হৈছে প্ৰশ্নোত্তৰ প্ৰকৃতিৰ প্ৰগ্ৰেম। ইয়াত কম্পিউটাৰৰ দ্বাৰা অনেক অনুশীলন প্ৰদান কৰা হয়, প্ৰতিক্ৰিয়াৰ মূল্যায়ন কৰা হয়, শুন্দ-অশুন্দৰ ভিত্তিত তৎকালীন প্ৰতিশ্ৰুতি প্ৰকাশ কৰা হয় আৰু কোনো ক্ষেত্ৰত প্ৰদত্ত উত্তৰ অশুন্দ হ'লে শুন্দ উত্তৰৰ প্ৰদানৰ বাবে সংকেত প্ৰদান কৰে। অনুশীলন আৰু চৰ্চা প্ৰগ্ৰেমৰ উদাহৰণ হিচাবে ধৰা হওক আপুনি ছাত্ৰ-ছাত্ৰীসকলক পদাৰ্থৰ পৰমাণুৰ সংখ্যাৰ বিষয়ে পাঠদান কৰিব খুজিছে আৰু ইয়াৰ সমাধানৰ বাবে তেওঁলোকক এটা অনুশীলন প্ৰদান কৰিছে। এখন তালিকাৰ পৰা এই প্ৰগ্ৰেমৰ দ্বাৰা কোনো পৰমাণু সংখ্যা সাধাৰণভাৱে বাছি লোৱা হয় আৰু নিৰ্বাচন কৰা হয়। যদি এই ক্ষেত্ৰত কোনো শিক্ষার্থীয়ে শুন্দ উত্তৰ হিচাবে নিৰ্বাচন কৰিলে ইয়াৰ লগত সম্পর্কিত পৰমাণু সংখ্যাটো তালিকাৰ পৰা আঁতৰাই

শিক্ষনত তথ্য আৰু যোগাযোগ প্ৰযুক্তি



টোকা

পেলোৱা হয় আৰু কম্পিউটাৰৰ সাহায্যত আন এটা পৰমাণু সংখ্যা প্ৰদান কৰা হয়। শুন্দৰকৈ চিনাক্ত কৰিব নোৱাৰালৈকে পৰমাণু সংখ্যাসমূহ তালিকাৰ পৰা আঁতৰোৱা নহয়। এনেদৰেই শিক্ষার্থীয়ে অনুশীলনৰ মাধ্যমেৰে এই কাৰ্য চলাই যায়। ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত অনুশীলন আৰু চৰ্চাৰ মাধ্যমেৰে বিভিন্ন তথ্য নিয়ম-নীতি মনত ৰাখি সহজে কোনো বিষয় শিকিব পাৰে।

চিউটাৰিয়েল ব্যৱস্থা : এই ধৰণৰ প্ৰগ্ৰামত তথ্য আৰু ব্যাখ্যামূলক সামগ্ৰী সৰু সৰু অংশত প্ৰদান কৰি প্ৰশ্নৰ অৱতাৰণা কৰা হয়। যদি শিক্ষার্থীয়ে ভুল কৰে তেন্তে তেওঁলোকৰ ভুলৰ প্ৰকৃতি অনুযায়ী প্ৰতিপুষ্টি প্ৰদান কৰা হয়। যদি উত্তৰটো শুন্দৰ হয়, তেন্তে এটা ব্যাখ্যামূলক সামগ্ৰী প্ৰদান কৰা হয়। শিক্ষার্থীৰ ভিত্তিত প্ৰগ্ৰামৰ গতি আৰু প্ৰগ্ৰামৰ বিষয়বস্তুৰ পৰিসৰ নিৰ্ধাৰিত হয়। এই প্ৰগ্ৰামৰ ব্যৱস্থাত বিষয়বস্তুৰ অধিক গুৰুত্বপূৰ্ণ অংশসমূহ শিক্ষার্থীৰ বাবে স্মাৰ্ট কৰি তুলি জ্ঞান প্ৰদান আৰু শুন্দৰ ৰূপত এই জ্ঞান প্ৰদান কৰা হৈছেনে নাই তাক পৰীক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই ব্যৱস্থা যিবিলাক বিষয়বস্তুৰ মূল ৰূপত থাকে সেই বিষয়সমূহৰ ক্ষেত্ৰত কৃতকাৰ্যতাৰে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অধিক কাৰ্যকৰী (উদাহৰণ স্বৰূপে, বৈধিক সমীকৰণ, সমীকৰণৰ সাধাৰণ সমাধান পদ্ধতি ইত্যাদি) হয়।

তথ্য বিশ্লেষণ : এই প্ৰকাৰৰ CAL ব্যৱস্থাত পৰীক্ষামূলক তথ্যৰ বিশ্লেষণ আৰু প্রাপ্ত ফলাফল সংখ্যা বা লেখ চিত্ৰৰ ৰূপত লাভ কৰিবৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। কোনো এটা বিষয় অধ্যয়ন কৰাৰ অধিক বাস্তৱ সম্মত ব্যৱস্থা হৈছে কম্পিউটাৰত উপলব্ধ বিভিন্ন তথ্যৰ ব্যৱহাৰ কৰা বা শিক্ষার্থীৰ দ্বাৰা তথ্য সংগ্ৰহ কৰি কম্পিউটাৰত সহায়ত বিশ্লেষণ কৰা। কম্পিউটাৰ লেবেলেটোৰীত উপলব্ধ মাইক্ৰো কম্পিউটাৰৰ সহায়ত শিক্ষার্থীয়ে পৰীক্ষামূলক তথ্যৰ বিশ্লেষণ কৰিব পাৰে। ধৰিলোৱা হ'ল আপোনাৰ শ্ৰেণীত আপুনি কেন্দ্ৰীয় প্ৰসমতাৰ বিচুক্তিৰ জোখ, সহ সমন্বন্ধৰ গুণাংক আৰু মৌখিক উপস্থাপন সম্পর্কে পাঠদান কৰিব খুজিছে। এই ক্ষেত্ৰত আপুনি তথ্যৰ বিশ্লেষণ, তাৎপৰ্য নিৰ্ণয় আৰু উপস্থাপনৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে।

প্ৰতিকল্প : কম্পিউটাৰ ভিত্তিক প্ৰতিকল্পসমূহ হৈছে কোনো প্ৰক্ৰিয়াৰ আৰ্হি অনুসৰণ। এই প্ৰতিকল্পসমূহে বাস্তৱ সদৃশ পৰিস্থিতি প্ৰদান কৰি শিক্ষার্থীসকলক নিজৰ অভিজ্ঞতাৰ দ্বাৰা শিক্ষা গ্ৰহণৰ সুযোগ প্ৰকাশ কৰে, যেনে- ভুল সিদ্ধান্তৰ বিৰূপ প্ৰতিক্ৰিয়াৰ পৰা শিক্ষার্থীসকলক সুবক্ষা প্ৰদান কৰে। শিক্ষার্থীসকলে কোনো প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ পৰিবৰ্তন ঘটাই প্ৰত্যেক ক্ষেত্ৰত ইয়াৰ ফলাফল পৰ্যবেক্ষণ কৰিব পাৰে। ইয়াৰ ফলত শিক্ষার্থীসকলে ইয়াৰ পৰিসৰ, সীমাবদ্ধতা অথবা ইয়াৰ গ্ৰহণীয় দিশসমূহৰ বিষয়ে জানিব পাৰিব। এটি প্ৰতিকল্প প্ৰগ্ৰামৰ উদাহৰণ হিচাবে আমি নগৰীয়া পানী যোগান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিব পাৰো। এই ব্যৱস্থাৰ লগত বিভিন্ন দিশ, যেনে- বৃহৎ

পৰিমাপে পানীৰ সংগ্ৰহ আৰু সংৰক্ষণ, গেদ জমা কৰণ, পৰিশ্ৰাবণ ইত্যাদি ব্যৱস্থা গ্ৰহণ কৰি পানী পৰিশোধনৰ ব্যৱস্থা কৰণ, মানুহৰ ব্যৱহাৰৰ বাবে নলাৰে পানী যোগান ইত্যাদি জড়িত হৈ থাকে। কম্পিউটৰ প্ৰগ্ৰামৰ দ্বাৰা এই গোটেই প্ৰক্ৰিয়াটো শিক্ষার্থীৰ বাবে অধিক বোধগম্য কৰি তুলিবৰ বাবে প্ৰতিকল্পন দ্বাৰা উপস্থাপন কৰিব পৰা যায়। এই প্ৰতিকল্পন প্ৰগ্ৰামসমূহ গণিত, সামাজিক, বিজ্ঞান আৰু বিজ্ঞানৰ জটিল ধাৰণা ইত্যাদি শিকাবৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাহিৰেও যিবিলাক পৰীক্ষাৰ বাবে অধিক অৰ্থ আৰু সময়ৰ প্ৰয়োজন হয় আৰু যিবিলাক বাস্তৱত প্ৰত্যক্ষভাৱে দেখুৱাৰ নোৱাৰি সেই বিষয়সমূহৰ ক্ষেত্ৰটো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়।



টোকা

মডেলিং (Modellity) : মডেলিং হৈছে কোনো প্ৰাকৃতিক ঘটনা বা মানবসৃষ্ট কোনো প্ৰক্ৰিয়াৰ লগত সাদৃশ্য বক্ষা কৰি কোনো তাৎক্ষণিক মডেল তৈয়াৰ কৰা বা নিৰ্বাচন কৰা পদ্ধতি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই প্ৰকাৰৰ মডেলৰ অধিক ব্যৱহাৰ পোৱা যায়। এই ধৰণৰ প্ৰগ্ৰাম প্ৰয়োগ কৰিব পৰা ক্ষেত্ৰ হৈছে এক কাৰ্যকৰী সামগ্ৰিক ঐক্য গঠনৰ বিভিন্ন দিশৰ মাজত সম্পর্ক বিচাৰ কৰণ। এটা প্ৰতিকল্পন গঠনকাৰী প্ৰক্ৰিয়াৰ মাধ্যমেৰে কোনো কাৰ্যকৰী মডেল গঠন কৰি শিক্ষার্থীসকলে মডেলিংৰ ধাৰণা সম্পর্কে অন্তৰ্দৃষ্টি লাভৰ লগতে অভিসাৰী চিন্তন প্ৰক্ৰিয়াৰ কিছু প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকল্পন পৰিস্থিতিৰ এটি মডেলৰ উদাহৰণ দাঙি ধৰিলে আপোনালোকৰ এই মডেল সম্পৰ্কীয় ধাৰণা অধিক স্পষ্ট হৈ উঠিব।

প্ৰতিকল্পন ব্যৱস্থা হৈছে এটা নকল বস্তু ব্যৱহাৰ কৰি প্ৰকৃত বস্তুৰ ব্যৱহাৰৰ অভিজ্ঞতা লাভ কৰিব পৰা এটা ব্যৱস্থা। কাৰ্যকৰী গৱেষণাত অনুকৃতি বা সদৃশ ৰূপটো হৈছে বাস্তৱৰ প্ৰতিকল্পন মডেল। এটা ব্যক্তিগত কম্পিউটাৰত উৰা জাহাজ চলোৱাৰ প্ৰতিকল্পনও হৈছে উৰাজাহাজ চলোৱাৰ কিছুমান দিশৰ মডেল। ই কম্পিউটাৰৰ স্কিনত উৰণ কেনেদৰে নিয়ন্ত্ৰণ কৰা হয় আৰু পাইলটে ‘কেকপিচ’-ৰ পৰা কি চাব লাগে ইত্যাদিৰ মডেল পৰিৱেশিত কৰে।

মডেল কিয় ব্যৱহাৰ কৰিব লাগে ?

প্ৰতিকল্পনৰ দ্বাৰা উৰা জাহাজৰ উৰণ শিকা বাস্তৱ পৰিস্থিতিতকৈ অধিক নিৰাপদ আৰু কম ব্যয়সাপোক্ষ। এই বাবেই উদ্যোগ, বাণিজ্য আৰু মিলিটাৰী আদিত এই মডেল ব্যৱহাৰ কৰা হয়, কাৰণ এই ক্ষেত্ৰসমূহত প্ৰকৃত পৰীক্ষণ ব্যয়বহুল, ক্ষতিকাৰক আৰু অসন্তোষ। বাস্তৱৰ লগত সম্পূৰ্ণ সংগতিপূৰ্ণ কৰি মডেলসমূহ ব্যৱহাৰ কৰিলে অৰ্থ, পৰিশ্ৰম আৰু সময়ৰ অপচয় নহয়।

তথ্যৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ : কম্পিউটাৰৰ যোগেদি বিভিন্ন ৰূপত অতি সহজে তথ্যৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰিব পৰা যায়। বৃহৎ তথ্য ভাণ্ডাৰৰ সহায়ত কম্পিউটাৰে কিতাপৰ তুলনাত এক চহকী তথ্যৰ পৰিৱেশ (ডাটাবেচ) প্ৰদান কৰাৰ



টোকা

সন্তোষজনক বহন কৰে। কম্পিউটাৰত সংৰক্ষিত তথ্যসমূহত সহজে নতুন তথ্য সংযোজিত কৰিব পাৰি অথবা বিস্তৃত (অধিক পৰিসৰ) কৰিব পৰা যায়। এই ধৰণৰ CAL প্ৰগ্ৰামসমূহে শিক্ষার্থীসকলক বৃহৎ তথ্য ভিত্তিকতাৰ প্ৰয়োজনত আৰু সাধাৰণভাৱে শিক্ষার্থীৰ বাবে উপলব্ধ নোহোৱা বিষয়সমূহ অধ্যয়নত বিশেষভাৱে সহায় কৰে। সেয়ে হ'লেও এই ধৰণৰ প্ৰগ্ৰাম বৰ্তমান সময়ত বিদ্যালয়সমূহত বিশেষ ব্যৱহাৰ কৰা নহয় শিক্ষাৰ উচ্চ পৰ্যায় অধিক তথ্যৰ দ্বাৰা প্লাবিত। শিক্ষকে শিক্ষার্থীক তথ্যৰ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ বিষয়ে জ্ঞাত কৰে।

E. 7 : ‘A’ সন্তোষজনক মূল বিষয় সম্পূর্ণ **B** সন্তোষজনক উপযুক্ত ব্যৱস্থাৰ লগত মিলাওক।

A1 $\frac{1}{4}$ ভূমিকম্পৰ প্ৰৱণতা2 $\frac{1}{4}$ আৰ্থ-সামাজিক অৱস্থাৰ

পৰিপ্ৰেক্ষিতত দল গঠন

3 $\frac{1}{4}$ ভগৎশৰ সমস্যা4 $\frac{1}{4}$ শৰীৰৰ বিভিন্ন অংশৰ বিষয়ে তথ্য**B**

(a) অনুশীলন আৰু চৰ্চা

(b) প্ৰতিকল্প প্ৰদান

(c) মডেলিং

(d) তথ্য বিশ্লেষণ

(e) তথ্য সংৰক্ষণ


12.4.2 কম্পিউটাৰ সহযোগী শিকনৰ পৰিকল্পনা :

আপোনাৰ কম্পিউটাৰ অথবা কম্পিউটাৰ সহযোগী শিকনৰ বিষয়ে প্ৰয়োজনীয় জ্ঞান থাকিলেও উপযুক্ত পৰিকল্পনাৰ অভাৱত আপুনি কেতিয়াও কম্পিউটাৰ সহযোগী শিক্ষণ, কৃতকাৰ্যতাৰে ব্যৱহাৰ কৰিব নোৱাৰে। শ্ৰেণীকক্ষত আপুনি কম্পিউটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মন কৰিবলগীয়া দিশসমূহ তলত উল্লেখ কৰা হ'ল—

- উদ্দেশ্যাবলীৰ বিবৃতকৰণ : এই পৰ্যায়ত আপুনি পাঠ্যক্ৰমৰ/বিষয়/পাঠৰ উদ্দেশ্য বৰ্ণনা কৰিব লাগে। অৰ্থাৎ আপুনি পাঠদান কৰিব খোজা ধাৰণাৰ বিষয়ে বৰ্ণনা কৰিব লাগে। আপুনি জানে যে যেতিয়া আপুনি কোনো এক প্ৰকাৰৰ কম্পিউটাৰ সহযোগী শিক্ষণ নিৰ্বাচন কৰে তেতিয়া আপোনাৰ শিক্ষণীয় বিষয়ৰ প্ৰকৃতি সম্পর্কে আপোনাৰ পৰিচিতি আৰু উদ্দেশ্য অনুযায়ী কম্পিউটাৰৰ সা-সুবিধাৰ উপলব্ধতাৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজন।
- স্থান আৰু কম্পিউটাৰৰ উপলব্ধতা চিহ্নিত কৰণ : আপুনি শ্ৰেণীকক্ষত কম্পিউটাৰ ব্যৱহাৰ কৰাৰ আগতে আপুনি শ্ৰেণীকক্ষৰ শিক্ষার্থীৰ সংখ্যা আৰু কম্পিউটাৰৰ সংগঠন বিচাৰ কৰি চোৱাৰ প্ৰয়োজন। শ্ৰেণীৰ আকাৰ আৰু কম্পিউটাৰৰ

শিকন্ত তথ্য আৰু যোগাযোগ প্ৰযুক্তি

উপলব্ধতা অনুযায়ী, শিক্ষার্থী বহিবৰ বাবে ব্যৱস্থা কৰিব লাগে। সান্তোষ বহাৰ ব্যৱস্থা কিছুমান তলৰ 12.5% নক্ষাত দেখুৰা হৈছে।



কম্পিউটাৰ সহযোগী শিকন্ত বহাৰ ব্যৱস্থা :

- নিৰ্ধাৰিত কম্পিউটাৰ সহযোগী শিকন্ত ব্যৱস্থা নিৰ্বাচন, বিষয়বস্তুৰ প্ৰকৃতি, কম্পিউটাৰৰ সা-সুবিধাৰ উপলব্ধতা আৰু শ্ৰেণীৰ আকাৰৰ ভিত্তিত শিকন্ত উপযুক্তভাৱে সহায় কৰিব পৰা ধৰণে নিৰ্ধাৰিত কম্পিউটাৰৰ সহযোগী শিকন্ত ব্যৱস্থা নিৰ্বাচন কৰিব লাগে।
 - প্ৰয়োগকৰণৰ কৌশল :
- আপুনি কোনো এক প্ৰকাৰৰ কম্পিউটাৰ সহযোগী শিকন্ত প্ৰয়োগ কৰিবলৈ যাওতে



টোকা

আপুনি ইয়াৰ উপযুক্ত পৰিচালনা কৌশল সমূহ যেনে- বক্তৃতা কৌশল, সহযোগিতামূলক কৌশল, আত্ম-নিয়ন্ত্ৰিত কৌশল ইত্যাদি নিৰ্বাচন কৰিব লাগে। বক্তৃতা কৌশলৰ ক্ষেত্ৰত শিক্ষককে তেওঁৰ শিক্ষাদানৰ বিষয়বস্তু ব্যৱহাৰৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত শিক্ষার্থীয়ে কম্পিউটাৰৰ ব্যৱহাৰ কৰাৰ কোনো সুযোগ নাপায়। এই ক্ষেত্ৰত এটা মাত্ৰ কম্পিউটাৰৰ দ্বাৰাই এই শিক্ষাদান কাৰ্য সম্পাদন কৰা হয়। আনহাতেদি সহযোগিতা মূলক শিকন কৌশলৰ ক্ষেত্ৰত শিক্ষার্থীয়ে দলীয়ভাৱে (4/5জনৰ) একোটা কম্পিউটাৰ ব্যৱহাৰ কৰে আৰু শিক্ষককে তেওঁলোকক উপযুক্ত নিৰ্দেশনা প্ৰদান কৰে। এইদৰেই আত্মনিয়ন্ত্ৰিত কৌশলত শিক্ষক আৰু ছাত্ৰ প্ৰত্যেকেই ব্যক্তিগতভাৱে একোটা কম্পিউটাৰ ব্যৱহাৰ কৰে। কিন্তু এই আত্ম-নিয়ন্ত্ৰণমূলক কৌশল শ্ৰেণীকক্ষতকৈ কম্পিউটাৰৰ লেৱেটোৰী ব্যৱহাৰৰ বাবেহে বেচি উপযুক্ত।

12.5 সংক্ষেপে জানি থওঁ আহক :

- কম্পিউটাৰ হৈছে এক ইলেক্ট্ৰনিক আহিলা যি ব্যৱহাৰকাৰীৰ পৰা (নিবেশ) ইনপুট হিচাবে বিভিন্ন তথ্য গ্ৰহণ কৰে, নিৰ্ধাৰিত প্ৰগ্ৰামৰ সহায়ত তথ্যৰ প্ৰক্ৰিয়াকৰণ কৰে আৰু ভৱিযৎ ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰিব পৰা বাণিত ফলশৰ্তি প্ৰদান কৰে।
- কম্পিউটাৰৰ সমগ্ৰ প্ৰক্ৰিয়া কাৰ্য সম্পাদনৰ দিশৰ পৰা তিনিটা বেলেগ বেলেগ ভাগত বিভক্ত। এই ভাগসমূহ হৈছে (i) গাণিতিক যুক্তিপূৰ্ণ একক (ALU) (ii) নিয়ন্ত্ৰণ একক (Control Unit) আৰু (iii) কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ একক CPU।
- কম্পিউটাৰৰ মূল উপাদানক মূলতঃ দুটা শ্ৰেণীত ভাগ কৰিব পৰা যায় যেনে - হাৰ্ডৱেৰ আৰু চফটৱেৰ। কম্পিউটাৰৰ হাৰ্ডৱেৰ অংশই কম্পিউটাৰৰ আভ্যন্তৰীণ আৰু প্ৰাণীয় আহিলাসমূহক বুজায় আৰু চফটওৱেৰে কম্পিউটাৰক বুদ্ধি প্ৰদান কৰে।
- কম্পিউটাৰৰ কৰ্ম সম্পাদন নীতিৰ আকাৰ আৰু ৱেণুৰ ভিত্তিতো শ্ৰেণী বিভাজন কৰা হয়। এই শ্ৰেণীসমূহ হৈছে — মাইক্ৰোনি, মেইনফ্ৰেম আৰু চুপাৰ কম্পিউটাৰ।
- শ্ৰেণীকক্ষত কম্পিউটাৰ বিভিন্ন উদ্দেশ্যে ব্যৱহাৰ কৰিব পৰা যায়, যেনে তথ্য সংগ্ৰহ, আন্তঃক্ৰিয়া আৰু সামাজিক নেটৱৰ্কিঙৰ বাবে।
- কম্পিউটাৰ সহযোগী শিক্ষণ বিভিন্ন প্ৰকাৰৰ, যেনে- অনুশীলন আৰু চৰ্চা, চিউটবিয়েল তথ্য বিশ্লেষণ, প্ৰতিকল্পনা, মডেলিং আৰু তথ্যৰ সংৰক্ষণ আৰু পুনৰুৎস্বাব।
- শ্ৰেণীকক্ষত কম্পিউটাৰ সহযোগী শিক্ষণৰ বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজন।

12.6 : অগ্ৰগতিৰ মূল্যায়নৰ আৰ্হি উত্তৰ :



E. 1 : কম্পিউটাৰক ডাটা প্ৰচেৰ বুলি কোৱা হয়, কাৰণ ইয়াক মূলত অৰ্থপূৰ্ণ তথ্য লাভৰ বাবে ডাটাৰ প্ৰক্ৰিয়াকৰণৰ বাবে ব্যৱহাৰ কৰা হয়।

E. 2 : কম্পিউটাৰত সংৰক্ষণ ব্যৱস্থা নাথাকিলে কম্পিউটাৰত উপলব্ধ তথ্য ভৱিষ্যতে ব্যৱহাৰ কৰিব পৰা নাযায়।

E. 3 : (i) A (ii) C (iii) A

E. 4 : 1. RAM, 2. CPU, 3. C.D. ডিক্স 4. ফ্ৰপি 5. মণিটৰ, 6. কী-বৰ্ড আৰু
7. মাউচ

E. 5 : মাইক্ৰো কম্পিউটাৰ

E. 6 : মাইক্ৰো কম্পিউটাৰ

E. 7 : 1. b, 2.d, 3.a, 4.c

12.7 SUGGESTED READINGS AND REFERENCES

1. Criswell, E.L. (1989). The design of computer based instruction. New York: Macmillan Publishing Company.
2. Dean, C. and Whitlock, Q. (1988). A handbook of computer based technology. London: Kogan Page.
3. UNESCO (2002). UNESCO report: Information and communication technology in teacher education: A curriculum for schools and programme of teacher development. Paris: Division of Higher Education, UNESCO.

12. 8 : শিকনত পৰিৱেশৰ প্ৰভাৱৰ মূল্যবোধ

1. আপোনাৰ বিষয়ৰ পৰা এটা সৰু একক বাছি লওক। ইয়াৰ ভিত্তিত CALৰ বিভিন্ন প্ৰগ্ৰাম তৈয়াৰ কৰক আৰু আপোনাৰ বন্ধুসকলৰ লগত এই বিষয়ে আলোচনা কৰক।
2. কোনো এটা বিষয়ৰ ওপৰত ৱৰ্ড ফাইল পাঠ পৰিকল্পনা প্ৰস্তুত কৰক আৰু বিষয়ৰ নাম অনুযায়ী ইয়াক সংৰক্ষণ কৰক।
3. ইনপুট (Input)আহিলাসমূহৰ এখন তালিকা প্ৰস্তুত কৰক।
4. কম্পিউটাৰ সহযোগী শিকনৰ সুবিধাসমূহ কি কি?